

# বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ

ড° দীনেশ চন্দ্ৰ গোস্বামী

## পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য :

বৰ্তমান যুগটো বিজ্ঞানৰ যুগ বুলি কোৱা হয়। বিজ্ঞানৰ আবিষ্কাৰবোৰৰ কাৰণে মানুহৰ জীৱন ধাৰণৰ মান সম্পত্তি যথেষ্ট উন্নত হৈছে। আনহাতে, আমাৰ সমাজত স্কুল-কলেজ আৰু ডিগ্ৰীধাৰী লোকৰ সংখ্যা বাঢ়িছে যদিও বৈজ্ঞানিক চিন্তা-চৰ্চা বা বৈজ্ঞানিক মানসিকতা যি হাৰত গঢ় ল'ব লাগিছিল, লোৱা নাই। ফলত অনেক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কৱলত পৰি আজিও সমাজৰ কিছুমান মানুহে মধ্যযুগীয় ধ্যান-ধাৰণাৰে পৰিচালিত হৈ বিভিন্ন অপকৰ্ম কৰি আছে। এনে অপকৰ্মৰ এটি নিৰ্দৰ্শন হ'ল ডাইনী হত্যা।

ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক যুক্তি বা চিন্তাৰ বীজ ৰোপণ কৰাটো অতি প্ৰয়োজন। কাৰণ, ছাত্ৰ-ছাত্ৰীসকলেই হ'ল সমাজ আৰু দেশৰ ভৱিষ্যৎ। সমাজৰ প্ৰগতিৰ বাবে ছাত্ৰ-ছাত্ৰীসকল বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হোৱা উচিত। এই ক্ষেত্ৰত সামান্য হ'লেও অবিহণ যোগাব বুলি বিবেচনা কৰি ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক পাঠটি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে।

### লেখক পৰিচিতি :

ড° দীনেশ চন্দ্ৰ গোস্বামীৰ জন্ম ১৯৪৯ চনত। বিশিষ্ট বিজ্ঞানী ড° গোস্বামীয়ে বঙ্গিয়া হাইস্কুলৰ পৰা ১৯৬৩ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী কটন কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদার্থবিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু পিএইচ.ডি. ডিগ্ৰী লাভ কৰে। গুৱাহাটী বি. বৰুৱা কলেজত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলা ড° গোস্বামীয়ে পিছৰ কালছোৱাত কটন কলেজত শিক্ষক হিচাপে, নতুন দিল্লীৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি.এছ.আই.আৰ.) আৰু যোৰহাটত থকা আঞ্চলিক গৱেষণাগাব (আৰ.আৰ.এল.)ত বৈজ্ঞানিক হিচাপে সেৱা আগ বঢ়ায়। আঞ্চলিক গৱেষণাগাবৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে ২০০৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।

অসমীয়া বিজ্ঞান সাহিত্যলৈ ড° গোস্বামীৰ বিশেষ অৱদান আছে। তেওঁ জনপ্ৰিয় বিজ্ঞান (Popular Science) আৰু কল্প বিজ্ঞান (Science Fiction) বিষয়ক প্ৰায় আটকে কুৰিখন গ্ৰন্থ বচনা কৰে। সিবোৰৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থবোৰ হ'ল—‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’, ‘শতাধিক মহান বিজ্ঞানী’, ‘জোনাকীৰ জিলিকনি’, ‘উষ্ণ প্ৰবাহ’, ‘মোহনীয় বিশ্বব্ৰহ্মাণ্ড’ আৰু ‘শব্দ, নিৰস্তৰ শব্দ’। এতিয়ালৈকে ড° গোস্বামীয়ে অনুবাদ কৰা ১৭ খন গ্ৰন্থ প্ৰকাশিত হৈছে। ‘দৃষ্টি’ নামৰ বিজ্ঞান বিষয়ক আলোচনীখনৰ তেওঁ কেইবাবছৰো সম্পাদক আছিল। অসম সাহিত্য সভাই প্ৰকাশ কৰা বিশ্বকোষৰ বিজ্ঞান বিষয়ৰ খণ্ড তিনিটাৰ তেওঁ মুখ্য সম্পাদক আছিল। ইয়াৰ উপৰি ড° গোস্বামীয়ে বচনা কৰা অনেক তত্ত্বাধূৰ প্ৰবন্ধ-পাতি বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত হৈছে।

‘বৈজ্ঞানিক মানসিকতা কিদৰে গঠিব পাৰ্বো’ শীৰ্ষক পাঠটি ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থখনৰ পৰা (পৰিবৰ্ধিত আৰু সম্পাদিত ক্ষপত) লোৱা হৈছে।

## মূল পাঠ :

মানুহে সদায়ে নজনা কথা জানিব খোজে, নুবুজা কথা বুজি ল'ব খোজে।  
মানুহে সদায়ে নজনা কথা জানিব খোজে, নুবুজা কথা বুজি ল'ব খোজে।  
একেবাবে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈ প্ৰত্যেকৰে এই  
অনুসন্ধিৎসা আছে। তাৰ বাহিৰেও মানুহৰ আছে কথাবোৰ ভাঙ্গি-পাতি চাৰ  
অনুসন্ধিৎসা আছে। তাৰ বাহিৰেও মানুহৰ আছে কথাবোৰ ভাঙ্গি-পাতি চাৰ  
পৰা, ফঁহিয়াই চাৰ পৰা, ফঁহিয়াই চাই বুজি ল'ব পৰা বুদ্ধি। বুদ্ধি আৰু  
আৰু, ফঁহিয়াই চাৰ পৰা, ফঁহিয়াই চাই বুজি ল'ব পৰা বুদ্ধি। বুদ্ধি আৰু  
অনুসন্ধিৎসাৰ বাবেই মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে, তাৰ বলতেই  
মানুহে প্ৰকৃতিৰ নানা সত্য, নানা বহস্য উদ্ঘাটন কৰিছে আৰু প্ৰকৃতিৰ শক্তি  
আৰু সম্পদ নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে।

বস্তু আৰু ঘটনা লক্ষ্য কৰিব পৰা গুণ, তাক জানিবলৈ-বুজিবলৈ আগ্রহ  
কৰা গুণ, আৰু বুজি লৈ সেই বস্তু বা পৰিঘটনা নিজৰ আয়ত্তলৈ অনাৰ  
আঁগ্রহৰ ফলতে মানুহে নানা বস্তু আৰু ঘটনা আৱিষ্কাৰ কৰি গৈ থাকিল।  
এই প্ৰক্ৰিয়াতে বিজ্ঞানৰ প্ৰক্ৰিয়াৰো আৰঙ্গণি হ'ল।

আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ বহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান।  
বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰ একোটা সুসংবন্ধ ব্যাখ্যা দিবলৈ  
চেষ্টা কৰা হয়। কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাৰ পৰা বিধিৰ হ'ব লাগিব।

এইদৰে পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু  
বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা—  
এইবোৰ হ'ল বিজ্ঞানীৰ কাম। তোমাৰ-মোৰ দৰে সাধাৰণ মানুহ এজনৰ  
এইবোৰ প্ৰক্ৰিয়া বা পদ্ধতিৰ লগত সম্পৰ্ক কি?

আদিম মানুহ এজনে এনেয়ে শিলত শিল দলিয়াই থাকোঁতে জুই উঠিল।  
সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই তোলা প্ৰক্ৰিয়াটো বাবে বাবে কৰি চালে।  
তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ত কৰিলে। এই  
প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাবে সলনি হোৱা নাই; মাত্ৰ  
সি বেছি সূক্ষ্ম, বেছি নিখুঁত হৈছে। আজিৰ বিজ্ঞানীজনে খালী চকু, খালী  
হাতেৰে পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰ-পাতি, উন্নত কৌশল

ব্যৱহাৰ কৰিছে। পৰ্যবেক্ষণৰ বাবে তেওঁৰ হাতত এক্স-ৰশ্মিৰ দূৰবীণ, আলোকীয় বা 'ৰেডিঅ' দূৰবীণ, অণুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবেও তেওঁৰ হাতত উন্নত তজুৰ পৰা আৰম্ভ কৰি পদাৰ্থ কণা-ত্বকৰ দৰে হেজাৰ হেজাৰ বস্ত্ৰ আছে।

প্ৰথম বিজ্ঞানীজনে নিজকে সুধিলে—জুই কেনেকৈ জলে? কেনেকৈ এই জুই অন্য ঠাইলৈ নিব পাৰি? তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্ত্ৰ ঘঁহি চাইছিল, বিভিন্ন বস্ত্ৰৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। আজিৰ বিজ্ঞানীজনে নিজকে সোধা প্ৰশ্নবোৰৰ নমুনা অলপহে বেলেগ : মেলেৰিয়া জ্বৰ যে হয়, কিয় হয়? কিহে এই ৰোগ বিয়পায়? কি কৰিলে এই ৰোগ বিয়পি যোৱাত বাধা পৰে?

নাইবা, চৰাইবোৰ যে আকাশত উৰি ফুৰিব পাৰে, কেনেকৈ পাৰে? আমাৰ বাক ডেউকা নাই, বতাহত ওপঞ্চি যাৰ পৰাকৈ আমি একো সাজি ল'ব নোৱাৰোঁনে?

নাইবা, আমাৰ পৃথিৰীখনৰ জন্ম কেনেকৈ হ'ল? পৃথিৰীখনৰ আকাৰ কেনেকুৱা, গঠন কি, বয়স কিমান?

বিজ্ঞানীসকলে এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱা বাবেই আমাৰ আহাৰ, আশ্রয়, কাপোৰ-কানিৰ নানা সমস্যাৰ আজি সমাধান হৈছে। প্ৰকৃতিৰ নতুন নতুন দ্ৰব্য, শক্তি আৰু পৰিঘটনাক আমি মানুহে নিজৰ আয়ত্তলৈ আনিব পাৰিছোঁ আৰু আমাৰ জ্ঞানৰ পিয়াহ গুচাব পাৰিছোঁ।

কিন্তু এইবোৰ অৱদানতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যবান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ পাছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে বস্ত্ৰ বা এইটো এনে পৰিঘটনা হ'ব লাগে বুলি এটা উপকল্প, এটা ধাৰণা কৰি লয়। তাৰ পাছত নতুন তথ্য, নতুন পৰ্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা জানিব খোজে। যদি দেখা যায়

যে নতুনকৈ পোরা তথ্যবোরে আগৰ ধাৰণাটো বা সিদ্ধান্তটো মানি নচলে, তেনেহ'লে তেওঁলোকে কোনো বিধা নোহোৱাকৈ আগৰ সিদ্ধান্তটো এৰি পেলায়।

এয়া হ'ল মুকলি মনৰ কথা। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। আঁকোৰ-গোজ হৈ পুৰণা কথাটোতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত প্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।

‘বোপা-ককাৰ দিনাৰে পৰা এনেদৰে খেতি কৰি আহিছোঁ—এতিয়া এইবোৰ আমাক শিকাবলৈ আহিছা?’ বুলি এজনে নিজৰ নিশ্চকতীয়া বীজেৰে, সাৰ-পানী দিয়াৰ পুৰণি পদ্ধতিৰে খেতি কৰিলে। আন এজনে আকৌ তেওঁৰ মুকলি মনটোৰ বাবেই কৃষি বিষয়াজনৰ কথায়াৰ অন্ততঃ কেইডৰামান মাটিত পৰীক্ষা কৰি চাৰ খুজিলে। তেওঁ নতুন, উন্নত বীজ আনিলে। মাটিৰ নমুনা পৰীক্ষা কৰাই বিশেষজ্ঞই কোৱা বিধৰ আৰু কোৱা পৰিমাণৰ বিশেষ সাৰ দিলে। তেওঁৰ খেতি বহু বেছি ভাল হ'ল।

এনেকুৱা নানা উদাহৰণ দিব পাৰি।

শিশুৰ বোগ প্ৰতিৰোধৰ বাবে বিজ্ঞানীসকলে অশেষ সাধ্য-সাধনাৰ অন্তত নানা বেজি-ছিটা আদি আৰিষ্কাৰ কৰিছে। সেইবোৰ দেশৰ চুকে-কোণে পোৱাও হৈছে আৰু তাক দিবৰ বাবে চৰকাৰে বিস্তৰ প্ৰচাৰ চলাইছে। কিন্তু ‘আমাৰ চৈধ্য পুৰুষে ল'ৰা-ছোৱালী ডাঙৰ কৰিলে সেইবোৰ নিদিয়াকৈয়ে’ বুলি এতিয়াও সন্তানক বেজি-ছিটা নিদি বিপদাপন্ন কৰা বহুতো মাক-দেউতাক আমাৰ সমাজত আছে। তেওঁলোকে নিজে কিবা এটা ব্যৱস্থা লোৱাতকৈ ভাগ্যৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে।

আগতে, যেতিয়া বহুতো কথাৰ কাৰ্য-কাৰণৰ সম্পৰ্ক মানুহে জনা নাছিল তেতিয়া সেইবোৰ দেৱ-দেৱতা, ভূত-পিশাচৰ কাণ্ড বুলি, কোনো অদৃশ্য শক্তিৰ কাৰ্য বুলি মানি লৈছিল। বৰ আই, সৰু আই আই আদি আই বা বস্তু

ৰোগো তেনেকৈ শীতলা দেৱী বা অন্য কোনো দেৱীৰ বৈষতে হোৱা বুলি  
মানুহে বিশ্বাস কৰিছিল। তেনে দেৱ-দেৱী, ভূত-প্ৰেতক সন্তুষ্ট : কৰিবলৈ  
তেওঁলোকে নানা পূজা-নাম-স্বাহ-সৎকাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু এ মাধুনিক  
চিকিৎস বিজ্ঞানীয়ে প্ৰমাণ কৰিলে যে আই বা বসন্ত ৰোগ একোবিঃ। অতি  
ক্ষুদ্ৰ ভাঁঁ ইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে। ভাইৰাছ নামৰ এই বীজাণুৰ  
আক্ৰমণ ব পৰা শৰীৰটোক বক্ষা কৰাৰ ব্যৱস্থাও তেওঁলোকে আৰিষ্কাৰ কৰি বিছে।  
অতি চম কপ্ৰদভাৱে বিজ্ঞানীসকলে গোটেই পৃথিবীৰ পৰা বৰ আই নিৰ্মূল  
কৰিলে।

সৰু এ আই আৰু মাজু আই ৰোগ এতিয়াও আছে। কিন্তু এতিয়া সকলেৰ  
নিশ্চিত বেং এই দুই ৰোগো ভাইৰাছৰ পৰা হয়।

আমি যে আই ওলালে গোসাঁনীৰ নাম ধৰোঁ বা গোপিনী স্বাহ পাত্তোঁ,  
সেয়া একেৰ বাবে ধৰ্মীয় অনুষ্ঠানহে। ৰোগটোৰ লগত তাৰ একো সম্পর্ক নাই।  
কিন্তু ৰোগীৰ ঘৰত নাম পাতি মাহ-প্ৰসাদ দিলে তাৰ জৰিয়তে আৰু ৰোগী  
অথবা পৰিচ র্হি কৰোঁতাসকলৰ সংস্পৰ্শলৈ অহাৰ ফলত আন মানুহৰ গালৈও  
এই ভাইৰাছ বিয়পি যাব পাৰে।

আগতে যেতিয়া আমি আই ওলোৱাৰ কাৰণ ভালদৰে বুজি পোৱা  
নাছিলোঁ, তেছিয়া কথাবোৰ বেলেগ আছিল। এতিয়া ভাইৰাছ আৰু এই  
ৰোগৰ পোনপটীয়া সম্বন্ধৰ কথা জনাৰ পিছতো আমি বাৰু আমাৰ পূৰ্বৰ  
আচৰণ সলাব নোৱাৰোঁনে? ৰোগীৰ ঘৰত গোপিনী স্বাহ বা নাম-প্ৰসংগ  
পাতি তালৈ শিশুসকলকো মাতি আমি তেওঁলোকক ৰোগৰ কাৰক বিলাই  
দিয়াৰ অধিকাৰ আমাৰ আছেনে?

আমাৰ দাঁতত পোকে ধৰে, সেই পোকবোৰ আমি বছতে ভবাৰ দৰে  
বিৰাট বিৰাট কিবা একোটা নহয়; সেইবোৰ অণুজীৱহে, চকুৰে নমনি। এই  
কথা জনাৰ পিছত, কোনোৰা বেজ-বৈদ্য আহি কলপাত-কচুপাতৰ ওপৰত  
তোমাৰ দাঁতৰ পৰা পোক উলিয়াই দেখুৱালে বাৰু বিশ্বাস কৰিবানে? তেনে

যাদু খেল দেখুওবা বেজৰ হাতত তোমাৰ দাঁতৰ যত্ন এৰি নিদিবা। আধুনিক দণ্ড চিকিৎসাৰ জ্ঞানেৰে জ্ঞানী দাঁতৰ ডাক্তৰৰ সহায় লোৱা। তাৰ বাহিৰেও দাঁতৰ যত্ন সদায়ে লোৱা।

আঙুলিটো কাটি তেজ ওলালে আমাৰ বছতে চোহা মাৰি তেজখিনি থাই থয়। তেওঁলোকে সেই কাম কৰি ভাবে যে দেহৰ পৰা ওলোৱা তেজখিনি পুনৰ দেহত ভৰাই থ'লে। কিন্তু আমাৰ শৰীৰৰ তেজ চলাচল কৰা ব্যৱস্থা বা তন্ত্রটো আমাৰ আহাৰ জীৱ নিওৱা তন্ত্রটোৰ পৰা একেবাৰে পৃথক। গতিকে পেটলৈ তেজখিনি সুমুৰাই দিলে সি পোনে পোনে সৌঁতলৈ গুঁচি নাযায়। আনহাতে, দূষিত হৈ পেটত সোমোৱা বাবে সি অপকাৰীহে হ'ব পাৰে।

তিৰোতা মানুহৰ যে মাহেকীয়া হয় সেইটো কোনো ৰোগ নহয়, তাৰ লগত কোনো অণুজীৰ বা জীৱাণুও জড়িত নাথাকে। সি এক স্বাভাৱিক প্ৰক্ৰিয়াহে। আগতে মানুহে এই স্বাভাৱিক কথাটোকে নাজানি তেনে তিৰোতাজনীক অস্বাভাৱিক ধৰণৰ ব্যৱহাৰ কৰিছিল।

তেনে তিৰোতাই আচলতে দৈনন্দিন কাম-কাজ কৰি থাকিব পাৰে। মাত্ৰ দৌৰা, টেকী দিয়াৰ দৰে টান কাম নকৰাকৈ থকা ভাল। কিন্তু গাঁৱে-ভূঁঝে, মাহেকীয়া হোৱা তিৰোতাজনীক পাগৰ পৰা আঁতৰাই ৰাখি টান কামহে বেমাৰহে মাতি আনিবলৈ বাধ্য কৰোৱা হয়।

বিশুদ্ধ খোৱা পানীৰ অভাৱ বা অস্বাস্থ্যকৰ পৰিবেশৰ বাবে আমাৰ বছতে গাঁও-ভূঁঝে আৰু বছতো অঞ্চলত ডায়েৰিয়া, মেলেৰিয়া, জগ্নিছ আদি নানা ৰোগ যেতিয়াই তেতিয়াই য'তে-ত'তে হয়। এইবোৰ ৰোগৰ নিৰ্দিষ্ট কাৰণ মন্ত্ৰ বা তাৰিজ-বিভূতিৰে এইবোৰ ৰোগৰ সৃষ্টিও কৰিব নোৱাৰে বা নিৰাময়ো বা লোকক, বিশেষকৈ কিছুমান চতুৰ আৰু স্বাৰ্থপৰ মানুহে কিছুমান পৰিয়াল আৰু হত্যাও কৰে। ইয়াতকৈ অমানৱীয় আৰু নিকৃষ্ট কথা কি থাকিব পাৰে!

কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ বোগ নিৰাময়ৰ দৰৱ বা মন্ত্ৰ লাভ কৰা বুলি দাবী কৰে। আন দুই-এজন মানুহে হঠাতে কোনো অদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰা বুলি, ভূত-ভৱিষ্যতৰ কথা ক'ব পৰা, আনকি ভৱিষ্যৎ নিৰ্ণয় কৰি দিব পৰা হোৱা বুলি আৰু প্ৰায় সকলো বোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। এনে দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলিও প্ৰমাণিত হয়। কিন্তু অনুবিশ্বাসী এচাম মানুহৰ পৃষ্ঠপোষকতাতে এইবোৰ ঘটনা ঘটি থাকে। এইবোৰ ঘটনাই ব্যক্তি আৰু সমাজৰ কেনে অনিষ্ট কৰে অলপ ভাবি চালেই অনুভৱ কৰিব পাৰি।

মনটো মুকলি কৰি ৰাখি নতুন জ্ঞান, নতুন তথ্যৰে নতুন সিদ্ধান্তত উপনীতি হ'বলৈ সাজু হোৱা। সকলো কথা চালি-জাৰি চাবলৈ, ফঁহিয়াই চাবলৈ অভ্যাস কৰা। পুৰণি কালৰে পৰা বা বোপা-ককাৰ দিনৰে পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টিকাৰী প্ৰথাবোৰ চলাই নাৰাখিবা। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকিবা। তুমি কৰিব পৰাখিনি কৰি যোৱা।

দেখিবা, প্ৰকৃত বিজ্ঞানী এজনে যেনে মন, যেনে চিন্তা লৈ আগবাটে, যেনে পদ্ধতি অনুসৰণ কৰে, তুমি তেনে মনৰ অধিকাৰী হ'লা। তোমাৰ এই বৈজ্ঞানিক মানসিকতাই সমাজখনৰ প্ৰগতিত অৰিহণা যোগাব।

### কঠিন শব্দৰ অৰ্থ :

উপকল্প	— উপ-বিধি, নিয়মৰ লেখীয়া।
আঁকোৰ-গোজ	— যি কথা বা কামত নিজৰ মতৰ পৰা কোনোপধ্যে আঁতৰি নাযায়।

### আহি প্ৰশ্ন :

(ক) অতি চমু প্ৰশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১)

১। ‘বৈজ্ঞানিক মানসিকতা কিদেৰে গঢ়িব পাৰোঁ’ প্ৰবন্ধটো লেখকৰ  
কোনখন প্ৰহৰপৰা লোৱা হৈছে?

## সাহিত্য সৌরভ

- ২। বসন্ত বোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ কি?
- ৩। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ বহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়?
- ৪। যাদু-মন্ত্ৰ বা তাৰিজ-বিভূতিবে বোগ নিৰাময় কৰিব পাৰিবে?
- ৫। ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।
- (খ) চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩)
- ১। 'সপোনত পোৱা ঔষধ' বোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত?
- ২। বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যবান অৱদান কি?
- ৩। মুকলি মন মানে কি?
- ৪। ভূত-প্ৰেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছে নে?
- ৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?
- (গ) দীঘল প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ৪ অথবা ৫)
- ১। 'আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ বহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান'— কথায়াৰ বুজাই লিখা।
- ২। বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা।
- ৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?
- ৪। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা — 'বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।'
- ৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।

### পাঠবোধ :

মানুহে নজনা কথা জানিব খোজে। শাৰীৰিক শক্তিৰে দমন বা আয়োজন কৰিব।

କରିବ ନୋରବା ବନ୍ଦ ବା ଘଟନା ବୁନ୍ଦି ପ୍ରୟୋଗ କରି ନିଜର ନିୟମଗୁଣଲୈ ଆନିବ ବିଚାରେ । ଏହି ପ୍ରକ୍ରିୟାର ମାଜତେ ବିଜ୍ଞାନ ପ୍ରକ୍ରିୟାବୋ ଆବଶ୍ୟକିତ । ବିଜ୍ଞାନତ ଆମି ଦେଖା ବନ୍ଦ ବା ଘଟନାବୋର ଏକୋଟା ସୁସଂବନ୍ଧ ବ୍ୟାଖ୍ୟା ଦିବଲୈ ଚେଷ୍ଟା କରା ହୁଏ । ଏହି ପ୍ରବୀକ୍ଷା-ନିର୍ବୀକ୍ଷାର ସୁଫଳର ବାବେଇ ମାନୁହର ଆହାର, ଆଶ୍ୟ ଆର୍ଥିକ ବନ୍ଦର ସମସ୍ୟା ସମାଧାନର ପଥ ସୁଗମ ହେଛେ । ବିଜ୍ଞାନର ଏହି ଅରଦାନର ଉପରି ମାନର ସମାଜଲୈ ଅନ୍ୟ ଗୁରୁତ୍ୱପୂର୍ଣ୍ଣ ଅରଦାନ ହୁଲ ବୈଜ୍ଞାନିକ ଚିନ୍ତାଧାରା, ବୈଜ୍ଞାନିକ ମନୋଭାବ ଆର୍କ ବୈଜ୍ଞାନିକ ପଦ୍ଧତି ।

ବର୍ତ୍ତମାନ ଯୁଗଟୋ ହୁଲ ମନ ମୁକଳି କରି ବ୍ୟାଖ୍ୟା ଯୁଗ । ବିଜ୍ଞାନର ଗୋଟେଇ ପଦ୍ଧତିଟୋତେ ଏହି ମୁକଳି ମନଟୋର ଗୁରୁତ୍ୱ ବେଛି । ଆଁକୋର-ଗୋଜ ହେ ଅୟୁକ୍ତିକର ପୁରୁଣ କଥାବୋରତ ଲାଗି ନାଥାକି ବିଜ୍ଞାନସମ୍ମତ ନତୁନ କଥା, ନତୁନ ସିଦ୍ଧାନ୍ତ ପ୍ରହଳାଦ କରିବ ପରାଜନେ ସମାଜର ପ୍ରଗତିତ ଅବିହାନ ଯୋଗାବ ପାରେ । ପ୍ରାଚୀନ କାଳତ ମାନୁହେ ବହୁତୋ କଥା ବା ଘଟନାର କାର୍ଯ୍ୟ-କାରଣ ସମ୍ପର୍କ ଜନା ନାହିଁ । ତେଓଳୋକେ ମେହିବୋର କୋନୋ ଭୂତ-ପ୍ରେତ, ଦେରତା-ଅପଦେରତା ଆଦି ଅଦୃଶ୍ୟ ଶକ୍ତିର କାଣ୍ଡ ବୁଲି ବିଶ୍ୱାସ କରିଛିଲ । ବସନ୍ତ ଆଦି ବୋଗ ଶୀତଳା ଆଦି ଅପେକ୍ଷାବୀର ବୋଷତ ବୁଲି ବିଶ୍ୱାସ କରିଛିଲ । ଆଧୁନିକ ଚିକିଂସାବିଜ୍ଞାନୀୟେ ପ୍ରମାଣ କରି ହୋଇବା ବୁଲି ବିଶ୍ୱାସ କରିଛିଲ । ଆଧୁନିକ ଚିକିଂସାବିଜ୍ଞାନୀୟେ ପ୍ରମାଣ କରି ଦେଖୁରାଲେ ଯେ ଭୂତ-ପ୍ରେତ, ଦେରତା-ଅପଦେରତା ବୁଲି କୋନୋ ଶକ୍ତି ନାହିଁ । ବସନ୍ତ ବୋଗ ଏବିଧ କ୍ଷୁଦ୍ର ଭାଇବାହର ଦ୍ୱାରାହେ ସୃଷ୍ଟି ହୁଏ । ମେହିଦରେ ମାନୁହର ଦୈନନ୍ଦିନ ଜୀବନର ଲଗତ ଜଡ଼ିତ ବହୁତୋ ବୀତି-ନୀତି, ପରମ୍ପରାତ ଅନ୍ଧବିଶ୍ୱାସ ଜଡ଼ିତ ହେ ଆଛେ । ଏହିବୋରେ ପ୍ରାୟେ ସମସ୍ୟାର ସୃଷ୍ଟି କରେ । ଭୂତ-ପ୍ରେତ, ଦେରତା-ଅପଦେରତା ବିଶ୍ୱାସ କରା ନିଷ୍ଠୁର ମାନୁହ କିଛୁମାନେ ସମ୍ପ୍ରତି ‘ଡାଇନୀ’ ବୁଲି ସନ୍ଦେହ କରି ଦରିଦ୍ର, ନିଠରା ତିରୋତା କେତୋବୋକ ଅତି ନିଷ୍ଠୁରଭାବେ ହତ୍ୟା କରି ଆଛେ । ଇ ଅକଳ ସ୍ଵାମୀଙ୍କ ନହ୍ୟ, ଦଗ୍ଧନୀୟ ଅପରାଧୋ ।

ଆମି ଯଦି ଉନ୍ନତ ସମାଜ ତଥା ଦେଶ କାମନା କରୋ, ତେଣେ ଆମାର ମନ-ମୁକ୍ତିକୁ ବୈଜ୍ଞାନିକ ଚେତନା ବା ମାନସିକତା ଗଢ଼ ଲାଗିବ । ଅନ୍ୟଥା ଆମାର ଦେଶ ସଭ୍ୟତାର ଯାତ୍ରାପଥତ ବହୁ ଦୂର ପିଛ ପରି ବୁଝିବାକିମ୍ବରେ ପାରୋ ।

### ওপৰকি তথ্য :

**বৈজ্ঞানিক মানসিকতা :** বিজ্ঞানসমূহত চিন্তা-চর্চাবে কোনো বস্তু বা ঘটনা বিচাৰ-বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হ'ল বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ কোনো এজন মানুহ বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই। আনহাতে, বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হ'লেও কোনো লোকৰ বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে অৰ্থাৎ তেওঁ পৰম্পৰাবাদী আৰু অনুবিশ্বাসী হ'ব পাৰে। সমাজৰ নিৰক্ষৰ, হোৱা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰে।

**কাৰ্য-কাৰক সম্পর্ক :** কোনো ঘটনা সংঘটিত হোৱাৰ বাস্তৱসমূহত কাৰণ এটি থাকিবই লাগিব। অলৌকিক শক্তিয়ে কোনো কাৰ্য সাধন নকৰে। কাৰণ অলৌকিক শক্তিৰ ধাৰণাটো কাল্পনিক।

**পদাৰ্থ কণা-ত্বক :** পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বढ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা-ত্বক বোলা হয়।

### শিক্ষকৰ প্ৰতি :

সময়-সুবিধা উলিয়াই ছাত্ৰ-ছাত্ৰীক ভিতৰৰা তথা পিছ পৰা গাঁও আদিলেনি বৈজ্ঞানিক মানসিকতা সৃষ্টিৰ উদ্দেশ্যে শিবিৰ, আলোচনা চক্ৰ, প্ৰদৰ্শনী আদিৰ আয়োজন কৰিব।

• • •

DAILY ASSAM